

Total No. of printed pages = 15

3 (Sem 5) CHM

2015

CHEMISTRY

(General)

Full Marks – 80

Time – Three hours

The figures in the margin indicate full marks
for the questions.

Answer either in English or in Assamese.

উত্তর ইংরাজী অথবা অসমীয়াত কৰিব।

1. (a) Define the following terms (any *three*) :

$$2 \times 3 = 6$$

তলত দিয়াসমূহৰ সংজ্ঞা লিখা (যি কোনো তিনিটা) :

(i) Extrinsic and intrinsic semiconductors

বাহ্যিক আৰু আভ্যন্তৰিক অৰ্ধপৰিবাহী

[Turn over]

(ii) Bathochromic shift and hypsochromic shift

বেথক্রমিক বিস্থাপন আৰু হিপ্চক্রমিক বিস্থাপন

(iii) Ferromagnetism and ferrimagnetism

ফেরেটোম্যাগ্নেটিজম আৰু ফেরিটোম্যাগ্নেটিজম

(iv) Nuclear fission and nuclear fusion

নিউক্লীয় বিখণন আৰু নিউক্লীয় সংযোজন

(v) Fluorescence and phosphorescence

প্রতিপ্রভা আৰু অনুপ্রভা

(b) Give the chemical structure of the following coloured complexes formed during group analysis : $1\frac{1}{2} \times 4 = 6$

বগৰিশেষণত উৎপন্ন হোৱা নিম্নলিখিত রঞ্জিন জটিল যোগৰ অধঃক্ষেপসমূহৰ বাসায়নিক গঠন সংকেত লিখা :

(i). Brown coloured precipitate formed in the determination of NH_4^+ ion with Nessler's solution.

NH_4^+ আয়নৰ নেচলাৰৰ দ্রবৰ সৈতে বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা মটীয়া বৰণৰ অধঃক্ষেপ।

- (ii) Yellow coloured precipitate formed in the determination of K^+ ion with Na-Cobaltinitrite solution.

K^+ আয়নৰ ছড়িয়াম-কোবাল্টিনাইট্ৰাইট দ্রুৰৰ সৈতে বিক্ৰিয়া ঘটি উৎপন্ন হোৱা হালধীয়া বৰণৰ অধঃক্ষেপ।

- (iii) Scarlet-red coloured precipitate formed in the determination of Ni^{2+} ion with dimethyl glyoxime solution.

Ni^{2+} আয়নৰ ডাইমিথাইল গ্লাইঅক্জাইম দ্রুৰৰ সৈতে বিক্ৰিয়া ঘটি উৎপন্ন হোৱা স্কাৰলেট-ৰঙ বৰণৰ অধঃক্ষেপ।

- (iv) Chocolate coloured precipitate formed in the determination of Cu^{2+} ion with potassium ferrocyanide solution.

Cu^{2+} আয়নৰ পটাছিয়াম ফেৰচায়েনাইড দ্রুৰৰ সৈতে বিক্ৰিয়া ঘটি উৎপন্ন হোৱা চকলেট বৰণৰ অধঃক্ষেপ।

- (c) What do you mean by photochromic glass ?
Explain. 3

ফটোক্ৰমিক প্লাচ মানে কি বুজা ? বৰ্ণনা কৰা।






Or / অথবা

Define semiconductor on the basis of band theory.

খুপ তত্ত্ব ওপৰত ভিত্তি কৰি অর্ধপৰিবাহীতাৰ সংজ্ঞা দিয়া।

2. (a) Complete the following nuclear reactions
(any three) : $2 \times 3 = 6$


তলত দিয়া নিউক্লীয় বিক্রিয়াসমূহ সম্পূর্ণ কৰা (যি
কোনো তিনিটা) :



Or / অথবা

Select two pairs each of isotopes, isobars and isotones from : $2 \times 3 = 6$

তলত দিয়া উদাহৰণবোৰ পৰা সমস্থানিক, সমভাবী আৰু
সমনিউট্ৰনীয়, প্ৰত্যেকৰে দুযোৰকৈ ঘূটি বাছি উলিওৱা :




- (b) What are radioisotopes ? Discuss their application in the field of medicine. $1+3=4$


তেজস্ক্রিয় সমস্থানিকবোৰ কি ? চিকিৎসাক্ষেত্ৰ'ত ইহাতৰ
ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা।

3. (a) How will you distinguish between the following pair of molecules with the help of spectroscopy ? (any three) $2 \times 3 = 6$


স্পেক্ট্ৰঞ্চপীৰ সহায়ত তলত দিয়া অনুযোৰবোৰ মাজত
পাৰ্থক্য কেনেদৰে দেখুৱাবা ? (যি কোনো তিনিটা)




(with the help of IR spectroscopy)
IR স্পেক্ট্ৰঞ্চপীৰ সহায়ত




(with the help of NMR spectroscopy)
 NMR স্পেক্ট্ৰ'ফপীৰ সহায়ত



(with the help of IR spectroscopy)
 IR স্পেক্ট্ৰ'ফপীৰ সহায়ত



(with the help of NMR spectroscopy)
 NMR স্পেক্ট্ৰ'ফপীৰ সহায়ত



(with the help of NMR spectroscopy)
 NMR স্পেক্ট্ৰ'ফপীৰ সহায়ত

(b) (i) Discuss the basic principles of mass spectroscopy. 2

ভৰ স্পেকট্ৰঁস্কপীৰ মূলনীতিৰ বিষয়ে ব্যাখ্যা কৰা।

(ii) Write a note on “McLafferty’s rearrangement.” 2

“মেকলফাৰটিৰ পুণৰ্বিন্যাস”ৰ ওপৰত এটা টোকা লিখা।

4. (a) Describe how H-bonding changes the position of absorption in the IR spectroscopy. 2

IR স্পেকট্ৰঁস্কপীত হাইড্ৰজেন বান্ধনিয়ে কেনেদৰে অৱশোষণৰ স্থান পৰিৱৰ্তন কৰে ব্যাখ্যা কৰা।

(b) Fill up the blanks (any eight) : $1 \times 8 = 8$

খালী ঠাই পূৰ কৰা (যি কোনো আঠটা) :

(i) _____ is the usual source of radiation of UV-spectroscopy.

UV-স্পেকট্ৰঁস্কপীত ব্যৱহাৰ কৰা বিবিধৰ সচৰাচৰ উৎস হ'ল _____।

(ii) Energy of photons depends on ____.

ফটনৰ শক্তি _____ ৰ ওপৰত নির্ভৰ কৰে।

(iii) The finger-print region in IR-spectrum is
_____ cm^{-1} .

IR-স্পেক্ট্ৰ়ুম্পীত ফিংগাৰ-প্ৰিন্ট অঞ্চলটো হ'ল
_____ cm^{-1} ।

(iv) The range of IR radiation is _____
to _____.

IR-স্পেক্ট্ৰ়ুম্পীৰ অঞ্চলটো হৈছে _____ ৰ
পৰা _____ লৈ।


(v) Metals form basic oxide and _____
oxide.

ধাতুৰে স্ফারকীয় অক্সাইড আৰু _____
অক্সাইড উৎপন্ন কৰে।


(vi) Generally, the binding energy is
expressed as the energy released per
_____.

সাধাৰণতে, বন্ধন শক্তি প্ৰতি _____ হিচাপে
প্ৰকাশ কৰা হয়।

(vii) Complete the reaction :



বিক্রিয়াটো সম্পূর্ণ কৰা :



(viii) Paper chromatography can also be called
_____ chromatography.

পত্র বর্ণলেখন পদ্ধতিটোক _____ পদ্ধতি
বুলিও কোৱা হয়।

(ix) On heating, the electric current produced
by some polar crystals is called
_____.

উত্পন্ন কৰিলে, কিছুমান ধৰ্মীয় স্ফটিকে সামান্য
পরিমাণৰ বিদ্যুৎ উৎপন্ন কৰে যাক _____ বুলি
কোৱা হয়।

(x) Aqua regia is a mixture of _____ and _____

একুরা রেজিয়া হৈছে _____ আৰু _____ ৰ
মিশ্রণ।

5. (a) What do you mean by interfering radical ?
Name the interfering radicals. How do they
interfere in group analysis ? $1+2+2=5$

ব্যাঘাতকাৰী মৌল বুলিলে কি বুজা ? ব্যাঘাতকাৰী
মৌলবোৰৰ নাম লিখা। মৌলৰ বৰ্গ-বিশ্লেষণত ইহাতে
কেনেদৰে ব্যাঘাত জন্মায় ?

Or / অথবা

Explain the following : $2\frac{1}{2} \times 2 = 5$

তলত দিয়াবোৰ ব্যাখ্যা কৰা :

(i) Direct titrations are not always possible.

প্ৰত্যক্ষ টাইট্ৰেচন সদায় সম্ভৱপৰ নহয়।

(ii) Lead is placed in the first as well as in
the second group in group analysis.

সীহ মৌলটোক পৰ্যবেক্ষণ তালিকাৰ প্ৰথম আৰু
দ্বিতীয় দুয়োটা বৰ্গতে বৰ্খা হয়।

- (b) Describe the method for the determination of Ca in water (H_2O) by complexometric method. 5

সংকুলীকৰণ প্রক্ৰিয়াৰে পানী (H_2O)ত থকা Ca মাপনৰ পদ্ধতিটো বৰ্ণনা কৰা।

6. (a) What are the differences between ? (any two) :

$$2 \times 2 = 4$$

তলত দিয়াসমূহৰ মাজত পাৰ্থক্য কি? (যি কোনো দুটা) :

- (i) Paper chromatography and column chromatography.

পত্ৰ বৰ্ণলৈখন আৰু স্তৰ বৰ্ণলৈখন পদ্ধতি।

- (ii) Descending and ascending paper chromatography.

অধঃগামী আৰু উৰ্ধগামী পত্ৰ বৰ্ণলৈখন পদ্ধতি।

- (iii) Equivalence point and end point.

সাম্য বিন্দু আৰু শেষ বিন্দু।

(b) The molecular mass of a compound is 120. It shows the following bands : 6

120 আণবিক ভৰবিশিষ্ট যোগ এটাই বিভিন্ন স্পেক্ট্ৰঞ্চপীত তলত দিয়া ধৰণৰ চিগনেলসমূহ দেখুৱায় :

(i) In UV-spectrum, a band appears at 254 m μ (ϵ_{max} 203).

UV-স্পেক্ট্ৰঞ্চপীত, 254 m μ (ϵ_{max} 203) অত।

(ii) In IR-spectrum, it shows bands at 3020 (w), 2740 (w), 1742(s) and 1602 (m) cm $^{-1}$.

IR-স্পেক্ট্ৰঞ্চপীত, 3020 (w), 2740 (w), 1742(s) আৰু 1602 (m) cm $^{-1}$ অত।

(iii) In NMR-spectrum, it gives three signals 0.55 (triplet, 5.3 squares); 2.75 (singlet, 27.0 squares) and 2.7 (doublet, 11.0 squares) τ .

NMR স্পেক্ট্ৰঞ্চপীত, তিনিটা চিগনেল দিয়ে — 0.55 (ট্ৰিপ্লেট, 5.3 স্কোৱেৰ); 2.75 (চিংলেট, 27.0 স্কোৱেৰ) আৰু 2.7 (ডাব্লেট, 11.0 স্কোৱেৰ) τ .

Find out the structure of the compound.
যোগটোৰ ৰাসায়নিক গঠনসংকেত উলিওৱা।

Or / অথবা

Write short notes on (any two) : $3 \times 2 = 6$

চমু টোকা লিখা (যি কোনো দৃটা) :

(i) Retention factor

বিটেনচন কারক

(ii) Partition co-efficient

বিভাজন সূচক

(iii) Chromophore and auxochrome

ক্রমফৰ আৰু অক্রজক্রম

7. (a) How would you account for the following ?

(any four) : $2\frac{1}{2} \times 4 = 10$

নিম্নলিখিতবোৰ ব্যাখ্যা কেনেকৈ কৰিবা ? (যি কোনো চাৰিটা) :

(i) Ce^{3+} is more basic than Ce^{4+} .

Ce^{3+} আয়ন Ce^{4+} আয়নতকৈ বেছি শ্বারকীয়।

- (ii) La^{3+} is colourless, but Lu^{4+} is orange-red in colour.

La^{3+} আয়ন বর্ণহীন, কিন্তু Lu^{4+} আয়ন কমলা-বর্জা বর্ণব।

- (iii) Actinides form oxocations, but lanthanides do not.

এক্টিনাইড মৌলবোৰে অক্ষজকেটায়ন গঠন কৰে, কিন্তু লেনথেনাইড মৌলবোৰে নকৰে।

- (iv) Uranium is naturally radioactive, but iron is not.

ইউরেনিয়ামবোৰ প্রাকৃতিগতভাৱে তেজস্ত্বিয়, কিন্তু লো নহয়।

- (v) $\text{Ni}(\text{CO})_4$ possesses tetrahedral geometry, while $[\text{pt}(\text{NH}_3)_2\text{Cl}_2]$ is square planer.

$\text{Ni}(\text{CO})_4$ বৰ্জামিতিক আকাৰ চতুর্ফলকীয়, কিন্তু $[\text{pt}(\text{NH}_3)_2\text{Cl}_2]$ হ'ল বৰ্গাকৃতি সমতলীয়।

- (vi) $\text{La}(\text{OH})_3$ is more basic, but $\text{Lu}(\text{OH})_3$ is least basic.

$\text{La}(\text{OH})_3$ বেছি ক্ষাৰকীয়, কিন্তু $\text{Lu}(\text{OH})_3$ অতি কম ক্ষাৰকীয়।

(b) How many proton signals will be noticed in the NMR spectrum in each of the following compounds ? $1\frac{1}{2} \times 2 = 3$

তলত দিয়া প্রতিটো যৌগৰ NMR স্পেক্ট্ৰামত কিমানটা প্ৰটন চিগনেল দেখা পোৱা যাব ?

- (i) $\text{CH}_3\text{CH}_2\text{COCH}_3$
- (ii) $\text{CH}_2=\text{CH}-\text{CH}_2\text{OH}$

(c) How will you differentiate benzene from acetone by NMR spectroscopy ? 2

NMR স্পেক্ট্ৰ'ফপীৰ সহায়ত এচিটন আৰু বেনজিনৰ মাজত পাৰ্থক্য কেনেদৰে উলিয়াবা ?